

গোট-২

ভূ-প্রকৃতি (PHYSIOGRAPHY)

এই গোটটোত সন্নিবিষ্ট মূল তথ্যখনি হ'ল —

- ভারতবর্ষৰ গঠন আৰু বন্ধুৰতা; ভূ-প্রকৃতিক বিভাগবোৰ
- পৰিবাহ ব্যৱস্থা, জলবিভাজিকাৰ ধাৰণা — হিমালয় আৰু উপদ্বীপিয় অঞ্চলৰ
পৰিবাহ

গঠন আৰু ভূ-প্ৰকৃতি

তোমালোকে জানানে যে পৃথিবীৰ এটা ইতিহাস আছে। পৃথিবী আৰু ইয়াৰ ভূ-আকৃতিবোৰ এটা অতি দীঘলীয়া সময়ৰ গতিৰ মাজেৰে বৰ্তমান অৱস্থাত উপনীত হৈছেহি। এটা সমীক্ষা মতে পৃথিবীৰ বৰ্তমান বয়স প্ৰায় ৪৬০ নিযুত বছৰ। এই কালছোৱাত আন্তঃশক্তি আৰু বহিঃশক্তিৰ দ্বাৰা পৃথিবীৰ বহুতো পৰিবৰ্তন সাধন হৈছে। এই শক্তিবোৰে ভূ-পৃষ্ঠত আৰু আন্তঃপৃষ্ঠত (subsurface) অৱস্থিত অৱয়বক আকৃতি প্ৰদান কৰাত গুৰুত্বপূৰ্ণ ভূমিকা প্ৰহণ কৰিছে। তোমালোকে ইতিমধ্যে ফলক বিবৰণ আৰু পৃথিবীৰ ফলকবোৰৰ গতিৰ বিষয়ে প্ৰাৰম্ভিক প্ৰাকৃতিক ভূগোল বিজ্ঞান (NCERT, 2006) কিতাপখনত পাই আছিছা। তোমালোকে জানানে ভাৰতীয় ফলকখন বহু নিযুত বছৰ আগতে বিষুবৰ দক্ষিণত অৱস্থিত আছিল? আকৌ তোমালোকে জানানে যে ভাৰতীয় ফলকখন অতি বিশাল আকৃতিৰ আছিল আৰু অন্টেলিয়া ইয়াৰ এটা অংশ বিশেষ আছিল? কেইবা নিযুত বছৰ জুৰি এই ফলকখন ভাণ্ডি টুকুৰা-টুকুৰ হয় আৰু অন্টেলিয়া দক্ষিণ-পূৰ্বলৈ গতি কৰে; ভাৰতীয় ফলকখন উত্তৰলৈ গতি কৰে। এই গতিৰ বিভিন্ন পৰ্যায় (phase) বোৰ মানচিত্ৰত দেখুৱাৰ পাৰিবানে? ভাৰতীয় ফলকখন আজিকোপতি উত্তৰ দিশলৈ গতি কৰি আছে আৰু ইয়াৰ প্ৰভাৱ ভাৰত উপ-মহাদেশত সুদূৰ প্ৰসাৰী। ভাৰতীয় ফলকখন উত্তৰলৈ গতি কৰাৰ ফলত হোৱা কেইটামান দৰ্কাৰী পৰিনতিৰ নাম উল্লেখ কৰিব পাৰিবানে?

আন্তঃশক্তি আৰু বহিঃশক্তিৰ আন্তঃক্ৰিয়া আৰু ফলকবোৰ পাৰ্শ্বীয় গতিৰ ফলত ভাৰতীয় উপমহাদেশৰ ভূ-তাত্ত্বিক গঠন হৈছে আৰু সজীৰ ভূ-আকৃতিক প্ৰক্ৰিয়াবোৰ প্ৰভাৱত বৰ্তমানৰ অৱস্থাত উপনীত হৈছে। ভূ-তাত্ত্বিক গঠনৰ বিভিন্নতাৰ ওপৰত নিৰ্ভৰ কৰি ভাৰত উপমহাদেশক তিনিটা প্ৰধান ভূ-তাত্ত্বিক ভাগত বিভক্ত কৰা হৈছে। এই বিভাগবোৰে বহুল ভিত্তিত প্ৰাকৃতিক

অৱয়ববোৰ অনুসৰণ কৰে।

- (১) উপদ্বিপিয় ভূ-খণ্ড
- (২) হিমালয় আৰু অন্যান্য উপদ্বিপিয় পৰ্বতসমূহ
- (৩) সিঙ্গু-গঙ্গা-ব্ৰহ্মপুত্ৰ উপত্যকা সমভূমি

উপদ্বিপিয় ভূ-খণ্ড :

উপদ্বিপিয় ভূ-খণ্ডৰ উত্তৰ সীমাবেদ্ধ অনিয়মীয়া। ই পশ্চিমে কচৰ জলাহভূমিৰ পৰা আৰাবলী পৰ্বত হৈ দিল্লী চুইছেগৈ আৰু যমুনা আৰু গঙ্গাৰ সমান্তৰালকৈ বাজমহল পাহাৰ আৰু শেষত গঙ্গাৰ ব-দ্বীপ পৰ্যন্ত বিস্তাৰিত হৈ আছে। পূৰৱ কাৰিং আলং, মেঘালয় মালভূমি আৰু পশ্চিমৰ বাজমহল আদি উপদ্বিপিয় অঞ্চলৰ অংশ বিশেষ। পশ্চিমবংগত থকা মালডা চুতিয়ে উত্তৰ-পূৰৱ অংশটো চোটনাগপুৰ মালভূমিৰ পৰা পৃথক কৰি বাখিছে। বাজস্থানত, মৰভূমি আৰু অন্যান্য মৰভূমি-সদৃশ অৱয়ববোৰ এই ভূ-খণ্ডত দেখা পোৱা যায়।

ভাৰত উপদ্বিপিয় অঞ্চল অতি পুৰণি গ্ৰেণাইট আৰু নিছ (gneiss) শিলাৰে গঠিত। প্রাক কেন্দ্ৰিয়ান যুগৰ পৰা উপদ্বিপিয় অঞ্চলটো এটা দৃঢ় স্তৰ (rigid block) হিচাবে অৱস্থান কৰিছে। পশ্চিম উপকূলীয় অংশ বিশেষ বিবৰণিক শক্তিৰ প্ৰভাৱত সমুদ্ৰৰ জলৰাশিত নিমজ্জিত হৈছে যদিও মূলতেটিটোৰ কোনো ক্ষতিসাধন হোৱা নাই। ইন্দো-অন্টেলিয়ান ফলকৰ অংশ হিচাবে এই অঞ্চলটো উলিম্বিক গতি আৰু চুতিৰ দ্বাৰা যথেষ্টভাৱে প্ৰভাৱাপ্বৰ্ত হৈছে। নৰ্মদা, তাপী, মহানদী, গোদাৰৰী নদীৰ গ্ৰন্ত উপত্যকা আৰু সাতপুৰা স্তৰ পৰ্বত আদি কিছুমান ইয়াৰ উদাহৰণ। উপদ্বিপ অঞ্চল অৱশিষ্ট বা ক্ষয়জাত পাহাৰেৰে গঠিত। আৰাবলী, নাল্মালাই, জাভেদী, ভেলট'কোন্দা, পালকোন্দা, মহেন্দ্ৰগিৰি আদি উল্লেখযোগ্য ক্ষয়জাত পাহাৰ। ইয়াৰ নদী উপত্যকাবোৰ অগভীৰ আৰু মৃদুতালযুক্ত।

তোমালোকে ব্যৱহাৰিক ভূগোল বিজ্ঞান, প্ৰথমখণ্ডত (NCERT, 2006) নতি (gradient) কেনেকৈ উলিয়াব


গঠন আৰু ভূ-প্ৰকৃতি

লাগে শিকিছা। হিমালয় আৰু ব-দ্বীপিয় অঞ্চলত অৱস্থিত নদীৰ নতি উলিয়াই তুলনা কৰিব পাৰিবানে?

পূৰ্ববাহিনী নদীৰোৱে সমুদ্রত (বংগ উপসাগৰত) বিলীন হোৱাৰ আগতে ব-দ্বীপৰ সৃষ্টি কৰিছে। এই ক্ষেত্ৰত মহানদী, কৃষণ, কাৰোৰী আৰু গোদাবৰীৰ ব-দ্বীপ উল্লেখযোগ্য উদাহৰণ।

হিমালয় আৰু উপদ্বীপ অঞ্চলৰ পৰ্বত

উপদ্বীপিয় পৌৰাৱিক ভূ-খণ্ডৰ তুলনাত হিমালয় আৰু উপদ্বীপৰ অন্যান্য পৰ্বত-পাহাৰবিলাক বয়সত নবীন আৰু ভূ-তাত্ত্বিক গঠনৰ দিশৰ পৰা কিছু দুৰ্বল আৰু নমনীয়। সেইবাবে এই অৱয়ববোৰ আন্তঃ আৰু বহিঃ শক্তিৰ দ্বাৰা প্ৰভাৱিত হৈচুতি, উদ্বৃত্তংগ আৰু অতিক্ষেপন তল (thrust plak) আদিৰ সৃষ্টি কৰিছে। এই পৰ্বত-পাহাৰবোৰ বিবৰ্তনিক শক্তিৰ ফলত উৎপন্ন হৈছে আৰু তৰণ অৱস্থা প্ৰাপ্ত খৰস্তোতা নদীৰ দ্বাৰা বিচ্ছেদিত। কন্দৰ, V-আকৃতিৰ উপত্যকা, খৰস্তোত, জলপ্ৰপাত আদিৰ উপস্থিতিয়ে নদীসমূহৰ তৰণ অৱস্থাৰ (youthful stage) লক্ষণ সুচায়।



চিত্ৰঃ ২.১, কন্দৰ

সিন্ধু-গঙ্গা-ব্ৰহ্মপুত্ৰ সমভূমি

সিন্ধু-গঙ্গা আৰু ব্ৰহ্মপুত্ৰ নদীৰ পলসেৰে গঠিত উত্তৰ ভাৰতৰ বিশাল সমভূমি অঞ্চল ভাৰতবৰ্ষৰ তৃতীয় ভূ-তাত্ত্বিক বিভাগ। প্ৰায় ৬৪ নিযুত বছৰ আগতে হিমালয়ৰ উৎপন্নিৰ তৃতীয় পৰ্যায়ত (third phase) সৃষ্টি হোৱা এটা ভূ-অভিনন্তি (geosynclinal depression) আছিল। কালক্ৰমত, হিমালয় আৰু উপদ্বীপিয় অঞ্চলৰ পৰা নদ-

নদীয়ে কঢ়িয়াই অনা গোদীয় পদাৰ্থৰ এই পলসুৰা অৱক্ষেপনৰ গভীৰতা ১০০০-২০০০ মিটাৰৰ ভিতৰত।

ওপৰৰ আলোচনাৰ পৰা এইটো প্ৰমাণিত হৈছে যে ভাৰতবৰ্ষৰ বিভিন্ন অঞ্চলৰ ভূ-তাত্ত্বিক সংৰচনাৰ ক্ষেত্ৰত যথেষ্ট পাৰ্থক্য আছে আৰু এইবোৰে অন্যান্য আনুসংগিক বেহৰণত প্ৰভাৱ বিস্তাৰ কৰিছে। ইয়াৰ ভিতৰত ভূ-প্ৰকৃতি আৰু বন্ধুৰতাৰ পাৰ্থক্য অন্যতম উদাহৰণ। ভূ-তাত্ত্বিক আৰু ভূ-আকৃতিক প্ৰক্ৰিয়াসমূহ ভাৰত উপমহাদেশত অতিশয় সক্ৰিয় আৰু এইবোৰে বন্ধুৰতা আৰু ভূ-প্ৰকৃতিক প্ৰভাৱাবিত কৰিছে।

ভূ-প্ৰকৃতি


কোনো এটা অঞ্চলৰ ভূ-প্ৰকৃতি সংৰচনা, প্ৰক্ৰিয়া আৰু অৱস্থাৰ বিকাশৰ ফল (out come)। ভাৰতভূমি প্ৰাকৃতিক অৱয়বৰ ক্ষেত্ৰত বৈচিত্ৰময়। একেবাৰে উত্তৰৰ অংশটো ওখোৰা-মোখোৰা। ভূ-প্ৰকৃতিৰ বিভিন্ন উচ্চতাৰ্বিশিষ্ট শৃংগসহ কেবালানিও পৰ্বতমালাৰে গঠিত, মাজে মাজে আছে মনোৰম উপত্যকা আৰু গভীৰ গিৰিখাত আৰু কন্দৰ। দক্ষিণৰ অংশটো সমমালভূমিবে গঠিত আৰু মাজে মাজে বিচ্ছেদিত মালভূমি (dissected plateau), ক্ষয়ীভূত শিলা আৰু বহুতো থিয় গৰাযুক্ত লানি দেখা যায়। এই দুয়োটা অঞ্চলৰ মাজত বিশাল উত্তৰ-ভাৰত সমভূমি অৱস্থিত।

এনেবোৰ গুৰু ব্যৱধানৰ (macro-variations) ভাৰতবৰ্ষক তলত দিয়া ধৰণে ভূ-প্ৰাকৃতিক ভাগত বিভক্ত কৰিব পাৰি :

- উত্তৰ আৰু উত্তৰ-পূৰৰ পাৰ্বত্য অঞ্চল
- উত্তৰৰ সমভূমি অঞ্চল
- উপদ্বীপিয় মালভূমি অঞ্চল
- ভাৰতীয় মৰভূমি অঞ্চল
- উপকূলীয় সমভূমি অঞ্চল
- দ্বীপিয় অঞ্চল

উত্তৰ আৰু উত্তৰ-পূৰৰ পাৰ্বত্য অঞ্চল


হিমালয় আৰু উত্তৰ-পূৰৰ পৰ্বত-পাহাৰেৰে এই অঞ্চলটো গঠিত। হিমালয় কেই বা শাৰীত প্ৰায় সমাতৰাল পৰ্বতমালাৰে গঠিত। ইয়াৰ ভিতৰত বৃহৎ হিমালয়



চিত্ৰ ২.২ ভাৰতবৰ্য় : প্ৰাকৃতিক

গঠন আৰু ভূ-প্ৰকৃতি

পৰ্বতমালা য'ত অন্তৰ্ভুক্ত হৈ আছে বৃহৎ হিমালয় আৰু বহিঃ হিমালয় (trans Himalaya), মধ্য হিমালয় আৰু শিৱালিক পৰ্বতলানি। উত্তৰ-পশ্চিম ভাৰতত এই পৰ্বতশাৰীৰ দিশস্থিতি উত্তৰ-পশ্চিম দিশৰ পৰা দক্ষিণ-পূৰ্ব দিশলৈ। দাজিলিং আৰু চিকিম অঞ্চলত হিমালয় পৰ্বত পশ্চিমৰ পৰা পূৰ্বলৈ প্ৰসাৰিত। আনহাতে অৰণ্যাচল প্ৰদেশত এই পৰ্বতমালাৰ দিশস্থিতি দক্ষিণ-পশ্চিমৰ পৰা উত্তৰ-পূৰ্বলৈ বিস্তৃত। নগাড়ুমি, মণিপুৰ আৰু মিজোৰামত এইবোৰ উত্তৰা-দক্ষিণকৈ অৱস্থিত। পূৰ্বা-পশ্চিমকৈ বৃহৎ হিমালয়ৰ দৈৰ্ঘ্য প্ৰায় ২,৫০০ আৰু প্ৰস্থ (উত্তৰা-দক্ষিণকৈ) ১৬০ - ৪০০ কি.মি। ভাৰত উপমহাদেশ আৰু মধ্য আৰু পূৰ্ব এচিয়াৰ দেশৰ মাজত হিমালয় এক শক্তিশালী আৰু দৈৰ্ঘ্যকায় প্ৰাচীৰৰূপে অৱস্থান কৰিছে (চিত্ৰ ২.২)।



চিত্ৰ ২.২

হিমালয় পৰ্বত অকল প্ৰাকৃতিক প্ৰতিবন্ধকেই নহয় বৰং ই জলবায়ু আৰু সাংস্কৃতিক বিচ্ছেদক (divide) হিচাবেও চিহ্নিত হৈছে। দক্ষিণ এচিয়াৰ দেশবোৰৰ ভূ-পৰিৱেশৰ ওপৰত হিমালয়ৰ প্ৰভাৱ চিহ্নিত কৰিব পাৰিবানে? এনেধৰণৰ ভূ-পৰিৱেশিক বিচ্ছেদক থকা পৃথিবীৰ অন্য ঠাইৰ উদাহৰণ দিব পাৰিবানে?

হিমালয় পৰ্বতৰ মাজত যথেষ্ট আস্তঃ আঞ্চলিক বৈসম্য পৰিলক্ষিত হয়। বন্ধুৰতা, পৰ্বতমালাৰ সংৰেখন (alignment) আৰু অন্যান্য ভূ-আকৃতিক অৱয়বৰ ওপৰত ভিত্তি কৰি হিমালয়ক তলত দিয়া ধৰণে উপভাগত বিভক্ত কৰিব পাৰি —

- (i) কাশ্মীৰ বা উত্তৰ-পশ্চিম হিমালয়
- (ii) হিমাচল আৰু উত্তৰাঞ্চল হিমালয়
- (iii) দাজিলিং আৰু চিকিম হিমালয়
- (iv) অৰণ্যাচল হিমালয়
- (v) পূৰ্বদেশীয় পাহাৰ আৰু পৰ্বতশ্ৰেণী

কাশ্মীৰ বা উত্তৰ-পশ্চিম হিমালয়

কাৰাকোৰম, লাডাখ, জাঙ্কৰ আৰু পিবপাঞ্জল পৰ্বতমালাৰে এই অঞ্চলটো গঠিত। কাশ্মীৰ হিমালয়ৰ উত্তৰ-পূৰ্বাংশ শীতল মৰুভূমিময় আৰু ই বৃহৎ হিমালয় আৰু কাৰাকোৰম পৰ্বতৰ মাজত অৱস্থিত। বৃহৎ হিমালয় আৰু পিবপাঞ্জল পৰ্বতশ্ৰেণীৰ মাজত বিশ্ব বিখ্যাত কাশ্মীৰ উপত্যকা আৰু ডাল

হুদ অৱস্থিত। দক্ষিণ এচিয়াৰ

কাৰেৱা হ'ল হিমবাহীয় বোকা, অন্যান্য পদাৰ্থ আৰু গ্ৰাম মিশ্ৰিত এটা ডাঠ স্তৰ। ই অতিশয় সাৰুৱা ভূমি।

কাৰেৱা গঠনৰ

কাৰণে উপযোগী। হিমবাহৰ

গ্ৰাম আৰু বোকামিশ্ৰিত এই মাটি জাফ্রান (zafran) উৎপাদনৰ বাবে উপযোগী। জাফ্রন হ'ল চাৰ্ফন (saffron) ৰ এবিধ স্থানীয় প্ৰকাৰ। এই অঞ্চলৰ বিখ্যাত গিৰিপথৰোৰ হ'ল বৃহৎ হিমালয়ৰ যোজিলা, পিবপাঞ্জলৰ বণহাল, জাঙ্কৰ পৰ্বতৰ ফটুলা আৰু লাডাখ পৰ্বতৰ খাৰডুংলা। নিৰ্মল পানীৰ হুদ যেনে ডাল আৰু উলাৰ (wular), লুণীয়া পানীৰ হুদ যেনে পান গং চ' (pangong Tso) আৰু চ' মৰিবি (Tso Moriri) এই অঞ্চলতেই অৱস্থিত। এই অঞ্চলটো সিন্ধু নদীৰ মূল উপনদী বিলাম আৰু চেনাবৰ দ্বাৰা বিধোত। কাশ্মীৰ আৰু উত্তৰ-পশ্চিম হিমালয়ৰ প্ৰাকৃতিক দৃশ্যাবলী অতিশয় মনোৰম। হিমালয়ৰ ভূ-দৃশ্যাবলী অভিযান পয়ৰ্যটনৰ (adventure tourism) বাবে বিশেষ আকৰ্ষণৰ উৎস। তুমি জানানে যে কিছুমান বিখ্যাত তীর্থস্থান যেনে-বৈষ্ণে দেৱী, অমৰনাথ গুহা, চাৰাৰ-ই-শ্বৰীফ আদি এই অঞ্চলতেই অৱস্থিত আৰু বছৰি অখণ্ধ তীর্থ্যাত্ৰী এইবোৰ অঞ্চললৈ ভ্ৰমণ কৰে?

বিলাম নৈৰ পাৰত অৱস্থিত শ্ৰীনগৰ জম্বু আৰু কাশ্মীৰ বাজধানী। শ্ৰীনগৰৰ ডাল হুদ অতি মনোৰঞ্জক/আমোদজনক প্ৰাকৃতিক অৱয়ব। বিলাম নদী তৰঙ অৱস্থাত আছে যদিও কাশ্মীৰ উপত্যকাত বিসৰ্পিল পথেৰে প্ৰৱাহিত হৈছে। বিসৰ্প গতিপথ নদী প্ৰৌঢ় অৱস্থাৰ প্ৰাকৃতিক ভূ-দৃশ্য (চিত্ৰ ২.৪)। প্ৰৌঢ় অৱস্থাত নদীয়ে গঠন কৰা কেহটামান ভূ-আকৃতিক অৱয়বৰ নাম জানানে?




চিত্ৰঃ ২.৪, বিসৰ্প (বিলামৰ)

বিশেষ মন কৰিবলগীয়া : কাশীৰ উপত্যকাত
বিলামৰ বিসৰ্প সৃষ্টি হৈছে পূৰ্বতে বিৰাজ কৰা এটা
বৃহদাকৃতিৰ হুদ পোত গৈ সৃষ্টি হোৱা এখন সমতলৰ
স্থানীয় জলপৃষ্ঠৰ (Local base level) আধাৰত।
ডাল হুদ ইয়াৰ অংশ বিশেষ।

এই অঞ্চলৰ একেবাৰে দক্ষিণৰ অংশটো অনুদৈৰ্ঘ্য
উপত্যকাবে ভো। এইবোৰক ডুন নামে জনা যায়। জন্মু
ডুন, পাঠানকোট ডুন আদি ইয়াৰ উদাহৰণ।

হিমাচল আৰু উত্তৰাঞ্চল হিমালয়

হিমালয় অঞ্চলৰ অন্তর্গত এই অংশটো পশ্চিমে বিবি নদীৰ
পৰা পূৰৱে কালী (ঘঘৰাৰ এটা উপনদী) পৰ্যন্ত বিস্তৃত। সমগ্ৰ
অঞ্চলটো ভাৰতৰ দুটা বৃহৎ অৱবাহতত্ত্ব যেনে সিন্ধু আৰু
গঙ্গাৰ দ্বাৰা বিধোত। সিন্ধুৰ উপনদীৰ ভিতৰত বিবি, ব্যাস
আৰু সাতলুজ (satluj), আৰু গঙ্গাৰ উপনদীৰ ভিতৰত
যামুনা আৰু ঘঘৰা এই অঞ্চলৰ মাজেৰে বৈ গৈছে। হিমাচল
হিমালয়ৰ উত্তৰ অংশ লাডাখ শীতল মৰুভূমিৰ অংশ
বিশেষ আৰু কাশীৰ লাহুল আৰু স্পিতি জিলাৰ স্পিতি
মহকুমাৰ অন্তৰ্গত। হিমালয়ৰ তিনিওশাৰী সমান্তৰাল
পৰ্বতমালা এই অঞ্চলত বিদ্যমান। সেইবোৰ হ'ল বৃহৎ
হিমালয়, অৱ হিমালয় (যাক হিমাচল প্ৰদেশত স্থানীয়ভাৱে
ধাওলাধৰ আৰু উত্তৰাঞ্চলত নাগচিভা নামে জনা যায়)



চিত্ৰঃ ২.৫, পশ্চিম হিমালয়


গঠন আৰু ভূ-প্ৰকৃতি

আৰু প্রায় উত্তৰা-দক্ষিণকৈ থকা শিৱালিক পৰ্বতমালা অৱ হিমালয়ৰ ১,০০০-২,০০০ মিটাৰ উচ্চতাবিশিষ্ট এই অঞ্চলটোৱে বৃত্তিচ উপনিৰেশিকসকলক বিশেষভাৱে আকৰ্ষণ কৰিছিল। পাহাৰী আস্থান মুঠোৰী, ধৰমশালা, চিমলা, কাওচানী আৰু কেন্টনমেন্ট নগৰ আৰু স্বাস্থ্য নিবাস যেনে চিমলা, মুঠোৰী, কাচাস্তলী, আলমোৰা, লাঙ্গোছী, বাণীখেত আদি এই অঞ্চলত গঢ়ি উঠিছে।

এই অঞ্চলৰ দুটা প্ৰধান ভূ-প্ৰাকৃতিক স্বকীয়তা হ'ল ‘শিৱালিক’ আৰু ‘ডুন গঠন’। ইয়াত অৱস্থিত ডুনবোৰৰ ভিতৰত চণ্গীগড় কালকা ডুন, নালগড় ডুন, ডেৰাডুন, হাৰিকে ডুন, কটাডুন আদি বিশেষভাৱে উল্লেখযোগ্য। এই সকলোৰোৰ ডুনৰ ভিতৰত ডেৰাডুন সৰ্ববৃহৎ আৰু হিয়াৰ আকাৰ দীঘলে ৩৫-৪৫ কি.মি. আৰু বহলে ২২-২৫ কি.মি। বৃহৎ হিমালয় অঞ্চলৰ পৰ্বতশ্ৰেণী আৰু উপত্যকাবোৰ প্ৰধানকৈ ভূটায়া সম্প্ৰদায়ৰ আৱাসভূমি। এওঁলোক অঘৰী আৰু গ্ৰীষ্মকালত এওঁলোকে ভূগিয়াল (গ্ৰীষ্মকালত এই অঞ্চলৰ উচ্চস্থানত গজা ঘাঁহনি) অঞ্চললৈ যায় আৰু শীতকালি উপত্যকা অঞ্চললৈ নামি আহে। বিখ্যাত ‘পুস্প উপত্যকা’ (valley of flowers)

এই অঞ্চল বিস্তৃত। আকাৰত সক যদিও দার্জিলিং আৰু চিকিম হিমালয় উত্তৰৰ হিমালয় পৰ্বতমালাৰ অতিশই গুৰুত্বপূৰ্ণ অঞ্চল। তিস্তাকেই আদি কৰি অতি খৰস্বোতা নদীৰ অৱস্থিতিৰ স্থল হোৱাৰ উপৰিও উচ্চ পৰ্বত শৃঙ্গ যেনে কাঞ্চনজংঘা (কাঞ্চনগিৰি) আৰু গভীৰ উপত্যকাৰে এই অঞ্চলৰ ভূ-প্ৰকৃতি গঠিত। ওখ পৰ্বতীয়া ঠাইবোৰত লেপচা (Lepcha) জনগোষ্ঠীয়ে বাস কৰে, আনহাতে দক্ষিণৰ কম উচ্চতাবিশিষ্ট বাসপোয়োগী দার্জিলিং হিমালয় মধ্য ভাৰতৰ পৰা অহা জনজাতীয় লোকৰ উপৰিও নেপালী, বাংলাভাষী আদি মিশ্রিত জনগোষ্ঠীয় লোকৰ দ্বাৰা অধ্যুষিত। এই অঞ্চলৰ ভূ-প্ৰাকৃতিক অৱস্থা যেনে মৃদুচাল, মৃত্তিকাৰ ডাঠ আভৰণৰ লগতে পৰ্যাপ্ত পৰিমাণৰ জৈৱিক পদাৰ্থ সমাহাৰ, বছৰৰ প্রায় সকলো সময়তেই প্ৰয়োজনীয় বৃষ্টিপাত, শীতৰ অনাধিক্য আদিৰ প্ৰতি লক্ষ্য কৰি বৃত্তিসকলে আৰম্ভ কৰিছিল চাহৰ খেতি।

চিকিম আৰু দার্জিলিং হিমালয়ৰ লগতে অৰুণাচল হিমালয়তো শিৱালিক পৰ্বতশ্ৰেণী গঠন দেখা নাযায়। শিৱালিকৰ পৰিবৰ্ত্তে ইয়াত আছে ‘দুৱাৰ গঠন’ (duars formations) আৰু এনেবোৰ ঠাই চাহখেতি বিকাশৰ



চিত্ৰ : ২.৬, হিমালয় পৰ্বতৰ প্ৰস্তুচ্ছেদ

এই অঞ্চলতেই অৱস্থিত। পূণ্য তীর্থভূমি যেনে গংগোত্ৰী, যমুনোত্ৰী, কেদাৰনাথ, বদ্রিনাথ, হেমকুণ্ড চাহিব আদি এই অঞ্চলতেই অৱস্থিত। এই অঞ্চলতেই পঞ্চপ্ৰয়াগ (নদীৰ সংগমস্থল) অৱস্থিত। ইতিমধ্যে এই পুঁথিখনৰ তৃতীয় অধ্যায়ত উল্লেখ কৰা হৈছে। ভাৰতৰ অন্যান্য ঠাইত থকা কিছুমান প্ৰয়াগৰ নাম কৰ পাৰিবানে?

দার্জিলিং আৰু চিকিম হিমালয়

পশ্চিমে নেপাল হিমালয়ৰ পৰা পূৰে ভূটান হিমালয়লৈ

বাবে ব্যৱহাৰ কৰা হৈছে। চিকিম আৰু দার্জিলিং হিমালয়ৰ প্ৰাকৃতিক দৃশ্যালী অতিশয় মনোমোহা, প্ৰাকৃতিক উদ্ভিদ আৰু জীৱ-জন্মৰ ক্ষেত্ৰতো যথেষ্ট চহকী, বিশেষকৈ বিভিন্ন প্ৰকাৰৰ অৰ্কিডেৰে ভৱপূৰ্ব।


অৰুণাচল হিমালয়

অৰুণাচল হিমালয় পশ্চিমে ভূটান হিমালয়ৰ পূৰ সীমান্তৰ পৰা পূৰে ডিফুক (Diphuk/Diphu) গিৰিপথ পৰ্যন্ত বিস্তৃত। এই পৰ্বতমালাৰ সংৰেখন দক্ষিণ-পশ্চিমৰ

শিৱালিক : শিৱালিক শব্দটো ভূ-তাত্ত্বিক গঠনৰ সতে জড়িত আৰু এটা সময়ত ডেৰাডুনৰ ওচৰত শিৱারালা নামৰ ঠাইখনৰ আশে পাশে এনে ভূ-তাত্ত্বিক গঠন পোৱা হৈছিল। শিৱারালা ইম্পেৰিয়েল চাৰ্টেৰ মুখ্য কাৰ্যালয় আছিল আৰু পৰৱৰ্তী কালত ডেৰাডুনত এই কাৰ্যালয় স্থাপন কৰা হ'য়।

পৰা উত্তৰ-পূৰ্বলৈ। কাংটু, নামচা বাৰ্বা আদি এই অঞ্চলৰ উল্লেখযোগ্য শৃঙ্গ। এই পৰ্বতমালা উত্তৰৰ পৰা দক্ষিণলৈ বৈ অহা খৰস্তোতা নদীৰ দ্বাৰা বিছেদিত আৰু ফলত বহুতো কন্দৰৰ (gorge) সৃষ্টি হৈছে। নামচাবাৰৱা অতিক্রম কৰাৰ পিছত ব্ৰহ্মপুত্ৰ নদীয়েও এনে কন্দৰৰ সৃষ্টি কৰি অৰূপাচল প্ৰদেশত প্ৰৱেশ কৰিছে। এই অঞ্চলৰ বিখ্যাত নদ-নদীসমূহ হ'ল কামেং, শোৱণশিৰি, দিহাং, লোহিত ইত্যাদি।

এইবোৰ চিৰপ্ৰাহিনী, খৰস্তোত আৰু জলপ্ৰগত্যুক্ত আৰু সেয়েহে জলবিদ্যুৎ উৎপাদনৰ বাবে প্ৰচুৰ সম্ভাৱনাপূৰ্ণ। আন এটা অতি গুৰুত্বপূৰ্ণ দিশ হ'ল যে অৰূপাচল হিমালয় অঞ্চলত যথেষ্ট সংখ্যক জনগোষ্ঠীয় লোকৰ আৱাসভূমি। ইয়াৰ ভিতৰত মনগাঁ, ডফলা, আৰৰ, মিছিৰি, নিশি, নগা আদি বিশেষভাৱে উল্লেখযোগ্য। প্ৰায়বোৰ জনগোষ্ঠীয়েই জুমখেতি কৰে। জুমখেতি স্থানান্তৰী কৃষিৰ স্থানীয় নাম। এই অঞ্চলটো জৈৱ-বৈচিত্ৰিত চহকী আৰু ইয়াৰ সংৰক্ষণৰ বাবে স্থানীয় বাসিন্দাসকলৰ অৱদান বিশেষভাৱে উল্লেখনীয়। ওখোৰা-মোখোৰা ভূ-প্ৰকৃতিৰ বাবে (চিত্ৰঃ ২.৭) আন্তঃ নদীৰ যোগাযোগ তেনেই কম। সেয়েহে সৰহভাগ যোগাযোগৰ ব্যৱস্থা অৰূপাচল অসমৰ সীমামূৰ্বীয়া দুৱাৰ অঞ্চলৰ যোগেদি সম্পাদন কৰা হৈছে।




চিত্ৰঃ ২.৭ পূৰ্ব হিমালয়

গঠন আৰু ভূ-প্ৰকৃতি

পূৰ্বাঞ্চলৰ পাহাৰ আৰু পৰ্বতীয়া অঞ্চল

এইবোৰ হিমালয় পাৰ্বত্য অঞ্চলৰ অংশ বিশেষ আৰু এইবোৰ সংৰেখন দক্ষিণ-পশ্চিমৰ পৰা উত্তৰ-পূৱলৈ থকা দেখা যায়। স্থানভেদে এইবোৰ স্থানীয় নাম বেলেগ বেলেগ। উত্তৰত ইয়াক পাটকাই বাম, নগা পাহাৰ, মণিপুৰ পাহাৰ আৰু দক্ষিণত মিজো নাইবা লুচাই পাহাৰ নামে জনা যায়। মিজোৰামত এই পাহাৰ শ্ৰেণীৰ সংৰেখন উত্তৰৰ পৰা দক্ষিণলৈ। এই পাহাৰবোৰ অনুচ্চ আৰু বিভিন্ন জনগোষ্ঠীৰ লোকে জুম পদ্ধতিবে কৃষিকাৰ্য্য সম্পাদন কৰে। ক্ষুদ্ৰকায় নদ-নদীয়ে পাহাৰ শ্ৰেণীবোৰক এখনৰ পৰা আনখনক পৃথক কৰিছে। বৰাক মণিপুৰ আৰু মিজোৰামৰ এখন বিখ্যাত নদী। মণিপুৰৰ কে দ্রুস্থলত ল'কটক হুদ অৱস্থিত। এই হুদটো কেউকাষে পৰ্বতেৰে আগুৰা। ম'লাচি দ্রোণী (Molassis basin) হিচাবে খ্যাত মিজোৰামৰ পাহাৰ শ্ৰেণী অসংপিণ্ডিত (unconsolidated) পদাৰ্থৰে গঠিত (চিত্ৰঃ ২.৮)। নগাৰ্ভুমিৰ



চিত্ৰঃ ২.৯, লোকটক হুদ

উত্তৰৰ সমভূমিবোৰ : (The northern plains)

উত্তৰ ভাৰতৰ সমভূমিবোৰ সিঙ্গু, গঙ্গা আৰু ব্ৰহ্মপুত্ৰ নদীয়ে কঢ়িয়াই অনা পলসুৱা মাটিবে গঠিত। পূৱা-পশ্চিমাকৈ এই সমভূমিৰ দৈৰ্ঘ্য প্ৰায় ৩,২০০ কি.মি। বহুল গড় হিচাবে ১৫০ - ৩০০ কি.মি। পলসৰ গভীৰতা ১,০০০ - ২,০০০ মিটাৰৰ ভিতৰত। উত্তৰা-দক্ষিণাকৈ এই সমভূমিক তিনিটা ভাগত ভগাব পাৰি : ভাৱৰ, টোই আৰু পলসুৱা সমভূমি। পলসুৱা সমভূমিক পুণৰ খাদৰআৰু ভাঁগৰ এই দুটা ভাগত ভগাব পাৰি।

ভাৱৰ হ'ল শিৱালিক পাহাৰৰ সমান্বালকৈ পাদদেশত অৱস্থিত এক সংকীৰ্ণ ভূমি। ইয়াৰ প্ৰস্থ ৮ - ১০ কি.মি। হিমালয় পৰ্বতৰ পৰা নামি অহা খৰশ্বোতা নদ-নদীবোৰে কঢ়িয়াই অনা গধুৰ পদাৰ্থবোৰ ইয়াত জমা কৰে, এটা সময়ত, ইয়াৰ সৰহভাগ নদী অদৃশ্য হ'য় (অৰ্থাৎ ভূ-পৃষ্ঠত দেখা নাযায়) ভাৱৰ অঞ্চলৰ দক্ষিণত আছে টোই অঞ্চল। ইয়াৰ প্ৰস্থ ১০ - ২০ কি.মি। ভাৱৰ অঞ্চলত অৰ্থধান হোৱা নদ-নদীবোৰ ইয়াত পুণৰ উৎপত্তি (re emerge) হোৱা দেখা যায় যদিও এইবোৰৰ কোনো সুনিৰ্দিষ্ট উপত্যকা নাই, ফলত পিতনি আৰু জলাহভূমিৰ সৃষ্টি হৈছে আৰু ইয়াৰ নামেই তৰাই। তৰাই অঞ্চল অটোয় অৱণ্যৰে আৰুত আৰু বিভিন্ন প্ৰকাৰৰ জীৱ-জন্তুৰ আৱাসভূমি।

তৰাই অঞ্চলৰ দক্ষিণে পুৰণি আৰু নতুন পলসেৰে




চিত্ৰঃ ২.৮

প্ৰায়বোৰ নদ-নদীয়েই ব্ৰহ্মপুত্ৰৰ উপনদী।

মিজোৰাম আৰু মণিপুৰৰ দুখন নদী বৰাকৰ উপনদী আৰু বৰাক অৱশেষত মেখনাত মিলিছোৱে। মণিপুৰৰ পূৰ্বাংশৰ নদ-নদীবোৰ চিন্দুইনৰ উপনদী। চিন্দুইন ম্যানমাৰত অৱস্থিত ইৰাবতীৰ প্ৰধান উপনদী।

গঠিত অঞ্চলটোক যথাক্রমে ভাংগৰ আৰু খাদৰ নামেৰে জনা যায়। এই সমভূমি অঞ্চলত তৰণ অৱস্থাৰ বৈশিষ্ট্যপূর্ণ বাৰিবাহীয় (fluvial) খনন আৰু অৱক্ষেপন জাতীয় অৱয়ব যেনে বলুকাৰোধিকা (sand bars), বিসৰ্প, অশ্বখুৰাকৃতিৰ হুদ আৰু গুৰ্মিত নদীপথ (braided river channel) আদি সততে দেখা যায়। ব্ৰহ্মপুত্ৰ নদীৰ উপত্যকা নদী গঠিত দ্বীপ আৰু বালিচৰ বা চাপৰিৰ বাবে বিখ্যাত। এইবোৰ অঞ্চল বাৰিয়া নদীৰ পানীৰ দ্বাৰা আক্ৰান্ত হোৱাৰ উপৰিও নদীৰ গতিপথ সলনি হৈ গুৰ্মিত নদীৰ সৃষ্টি কৰিছে।

এই নদীবোৰ মোহনাত কিছুমান ডাঙৰ ব-দ্বীপৰ সৃষ্টি হৈছে, যেনে সুন্দৰবন ব-দ্বীপ। এই সমভূমিখনৰ উচ্চতা সমুদ্ৰপৃষ্ঠৰ পৰা ৫০ - ১৫০ মিটাৰ। হাবিয়ানা আৰু দিল্লী এই দুয়োখন বাজ্যই সিদ্ধ আৰু গঙ্গা উপত্যকাক পৃথক কৰিছে। আনহাতে ব্ৰহ্মপুত্ৰ নদী উত্তৰ-পূৰ্ব দিশৰ পৰা দক্ষিণ-পশ্চিম দিশলৈ প্ৰবাহিত হৈছে। ধুবুৰীৰ পৰা ১২ কি.মি. পশ্চিমত ই প্ৰায় ৯০° কোণ কৰি বাংলাদেশত প্ৰৱেশ কৰিছে। এই নদী উপত্যকাসমূহৰ মৃত্তিকা অতিশয় সাৰুৱা হোৱাৰ কাৰণে ঘেঁষ, ধান, কুঁহিয়াৰ, মৰাপাট আদি যথেষ্ট পৰিমাণে উৎপাদন হ'য় আৰু সেয়েহে এই অঞ্চলটো জনবসতিপূর্ণ।



চিত্ৰঃ ২.১০, উত্তৰৰ সমভূমি

উপদ্বিপিয় মালভূমি

সমুদ্ৰ পৃষ্ঠৰ পৰা ১৫০ মিটাৰ উচ্চতাৰ পৰা ৬০০ - ৯০০ মিটাৰ উচ্চতাবিশিষ্ট ত্ৰিকোণাকাৰ অসমান অঞ্চলটোৱেই উপদ্বিপিয় মালভূমি অঞ্চল। এই মালভূমিটোৰ উত্তৰ-পশ্চিমত আছে দিল্লী শৈলশিৰা (আৰাবলীৰ বিস্তৃতি), পূৰে

বাজমহল পাহাৰ পশ্চিমত গিৰ (Gir) পাহাৰ শ্ৰেণী আৰু দক্ষিণত অৱস্থিত কাৰ্ডামম পাহাৰে উপদ্বিপিয় মালভূমিৰ চাৰিসীমা নিৰ্দ্বাৰণ কৰিছে। উত্তৰ-পূৰ্ব শ্বিলং মালভূমি আৰু কাৰ্বি আংলং মালভূমি উপদ্বিপিয় মালভূমিৰ অংশ বিশেষ মাঠোন। ভাৰতৰ উপদ্বিপি অঞ্চল কেইবাটাৰ মালভূমিৰে গঠিত যেনে হাজৰিবাগ, পালামু, বাঁচী, মালৱা, কইস্বাটোৰ আৰু কণ্টক মালভূমি ইত্যাদি। এই মালভূমি অঞ্চল অতি পূৰণি স্থিৰ ভূ-ভাগ (stable landmass) ভূমিভাগৰ ঢাল পশ্চিমৰ পৰা পূৱলৈ ক্ৰমে হুস হৈ আহিছে। নদ-নদীসমূহৰ গতিৰ ধাৰালৈ মন কৰিলেই ইয়াৰ সত্যতা প্ৰমাণিত হ'য়। বংগ উপসাগৰত মিলিত হোৱা কিছুমান নদ-নদী আৰু আৰুৰ সাগৰত সঙ্গম হোৱা নদীবোৰ আৰু সেইবোৰে গঠন কৰা কিছুমান ভূ-আকৃতি মন কৰিলেই বুজা যায় যে কিছুমান ভূ-আকৃতি পূৰ্ববাহিনী নদীবোৰত আছে আৰু এইবোৰ পশ্চিমবাহিনী নদীৰ ক্ষেত্ৰত দেখা নাযায়। এই অঞ্চলত সততে পৰিদৃশ্যমান হোৱা কিছুমান ভূ-প্ৰাকৃতিক অৱয়ব হ'ল শিলাময় পাহাৰ (tors) স্তৰ পৰ্বত, গ্ৰন্ত উপত্যকা, শৈল বাহু আৰু ধাম (spur), উপযুক্ত শৈল সংৰচনা (bale rocky structure), হামক পাহাৰ (hummocky hills), কোৱাট জাইতেকে গঠিত প্ৰাচীৰ সদৃশ বাহু, য'ত প্ৰাকৃতিকভাৱে জলসংৰক্ষণৰ ব্যৱস্থা কৰিব পাৰি। মালভূমিটোৰ পশ্চিম আৰু উত্তৰ-পশ্চিম অংশ কলা মাটিৰে (বেণুৰ) গঠিত।

উপদ্বিপিয় মালভূমি অঞ্চলটো ভূ-তাত্ত্বিক দিশৰ পৰা ঘটনাবহুল। বহুতো উত্থান-পতনৰ সাক্ষীকৰণে আজি ও পৰিদৃশ্যমান হ'য় পৃষ্ঠীয় চুতি আৰু বিভঙ্গ (fracture) (এইখনিতে ভীম চুতিৰ নাম বিশেষভাৱে উল্লেখ কৰিব পাৰি, কিয়নো ইয়াত সদ্যহতে আগন্তে কাৰ্য্যকলাপ সংঘটিত হৈ আছে) এনেবোৰ স্থানিক বিভিন্নতাই (spatial variations) বন্ধুৰতাৰ ক্ষেত্ৰত বৈষম্যৰ সৃষ্টি কৰিছে। মালভূমিটোৰ উত্তৰ-পশ্চিমাংশটোৰ বন্ধুৰতা জাটিল আৰু নদী গঠিত উপত্যকা আৰু কন্দৰৰ আধিক্য দেখা যায়। চম্পল, ভিন্দ আৰু ম'ৰেণা ইয়াৰ বিখ্যাত উদাহৰণ। মুখ্য অৱয়বৰ ওপৰত নিৰ্ভৰ কৰি উপদ্বিপিয় অঞ্চলটোক তিনিটা

প্ৰধান উপভাগত বিভক্ত কৰিব পাৰি -

- (i) দাক্ষিণাত্য মালভূমি
- (ii) মধ্যাংশৰ মালভূমি বা উচ্চভূমি অঞ্চল
- (iii) উত্তৰ-পূর্বাঞ্চলৰ মালভূমি

দাক্ষিণাত্য মালভূমি

পশ্চিমে পশ্চিম ঘাট, পূৰে পূৰ্বঘাট, উত্তৰে সাতপুৰা, মহাকাল (Maikal) আৰু মহাদেৱ পাহাৰেৰে বেষ্টিত অঞ্চলটোক দাক্ষিণাত্য মালভূমি অঞ্চল বোলে। পশ্চিমঘাট পৰ্বতৰ স্থানীয় নাম বেলেগ বেলেগ যেনে মহাবাস্তুত সহ্যাদ্ৰি, কৰ্ণাটক আৰু তামিলনাড়ুত নীলগিৰি, কেৰেলাত আনাইমালাই আৰু কাৰ্ডামম পাহাৰ নামেৰে জনা যায়। পূৰ্বঘাট পৰ্বতৰ তুলনাত পশ্চিমঘাট পৰ্বত ওখ আৰু নিৰবিছিন্ন। গড় হিচাবে ইয়াৰ উচ্চতা ১,৫০০ মিটাৰ আৰু উত্তৰৰ পৰা দক্ষিণলৈ উচ্চতা ক্ৰমাগতভাৱে হ্ৰাস হৈ যোৱা পৰিলক্ষিত হ'য়। আনাইমালাই পাহাৰত অৱস্থিত আনাইমুদি (২,৬৯৫ মিটাৰ) শৃঙ্গ দাক্ষিণাত্য মালভূমিৰ উচ্চতম শৃঙ্গ। দ্বিতীয় উচ্চতম শৃঙ্গটো হ'ল নীলগিৰি পাহাৰস্থিত দোদাবেটা (২,৬৩৭ মিটাৰ)। দাক্ষিণাত্য মালভূমিৰ সৰহসংখ্যক নদ-নদীয়েই পশ্চিমঘাট পৰ্বতৰ পূৰ্বালত উৎপন্নি হৈছে। পূৰ্বঘাট পৰ্বত নিৰবিছিন্ন নহ'য় আৰু চাপৰ পাহাৰবিলাক বিভিন্ন নদ-নদী যেনে মহানদী, গোদাৰৰী, কৃষ্ণ, কাৰবৰী আদিৰ দ্বাৰা বহু পৰিমাণে ক্ষৃতীভূত হৈছে। এই অঞ্চলৰ উল্লেখনীয় পাহাৰমালা হ'ল জাভেদী, পালকোন্দা, নাল্লামালা, মহেন্দ্ৰগিৰি ইত্যাদি। নীলগিৰি পৰ্বতত পূৰ্বঘাট আৰু পশ্চিমঘাট পৰ্বত মিলিত হৈছে।



চিত্ৰঃ ২.১১, উপদ্বীপিয় মালভূমিৰ এটা অংশ

মধ্যাংশৰ উচ্চভূমি অঞ্চল

মধ্যাংশৰ উচ্চভূমি অঞ্চল পশ্চিমে আৰাবলী পৰ্বতৰ দ্বাৰা বেষ্টিত। সাতপুৰা পৰ্বতশ্রেণী দক্ষিণৰ এলানি থিয় গৰীয়া মালভূমিৰে গঠিত। এইবোৰৰ উচ্চতা সমুদ্ৰ পৃষ্ঠৰ পৰা ৬০০-৯০০ মিটাৰৰ ভিতৰত। সাতপুৰা পৰ্বতে দাক্ষিণাত্য মালভূমিৰ উত্তৰৰ সীমা নিৰ্দ্বাৰণ কৰিছে। এই পৰ্বতশ্রেণী ক্ষয়জাত বা অৱশিষ্ট পৰ্বতৰ আদৰ্শ উদাহৰণ। উপদ্বীপিয় মালভূমিৰ বিস্তৃতি উত্তৰ-পশ্চিমে বাজহানৰ জয়সালমেৰলৈ দেখা যায়। জয়সালমেৰত অনুদৈৰ্ঘ্য বালিৰ শৈলশিৰা, অৰ্ধচন্দ্ৰাকৃতিৰ বালিস্তুপ বা বাবখান (barchans) আদি সততে বিদ্যমান। এই অঞ্চলটো ৰূপান্তৰিত প্ৰক্ৰিয়াৰ দ্বাৰা আক্ৰান্ত বুলি ভূ-তাত্ত্বিক ইতিহাসে সোৱৰায় আৰু সেয়েহে ইয়াত মাৰ্বল, শ্লেট, নিছ আদি ৰূপান্তৰিত শিলাৰ প্ৰাদুৰ্ভাৱ অধিক।

মধ্যাংশৰ উচ্চভূমি অঞ্চলৰ উচ্চতা সমুদ্ৰপৃষ্ঠৰ পৰা ৭০০-১,০০০ মিটাৰৰ ভিতৰত; ভূমিৰ নতি উত্তৰ আৰু উত্তৰ-পূৰৰ দিশলৈ। যামুনা নদীৰ সৰহভাগ উপনদীয়েই বিন্ধ্য আৰু কাইমুৰ পৰ্বতশ্রেণীত উৎপন্নি হৈছে। চম্পলৰ একমাত্ৰ উপনদী বানচ (Banas) পশ্চিমৰ আৰাবলী পৰ্বতত উৎপন্নি হৈছে। বাজমহল পাহাৰ মধ্যাংশৰ উচ্চভূমি অঞ্চলৰ পূৰ্বদেশীয় সীমা। ইয়াৰ দক্ষিণত চোটুনাগপুৰ মালভূমি অৱস্থিত। চোটুনাগপুৰ মালভূমি খনিজ সম্পদত চহকী।

উত্তৰ-পূৰৰ মালভূমি অঞ্চল

এই অংশটো মূল উপদ্বীপিয় মালভূমিৰ বিস্তৃত অঞ্চল মাথোন। হিমালয় পৰ্বত উৎপন্নিৰ সময়ত ভাৰতীয় ফলকে (Indian plate) প্ৰয়োগ কৰা বিস্তাৰিত বলৰ ফলত বাজমহল পাহাৰ আৰু মেঘালয় মালভূমিৰ মাজত এটা চুতিৰ সৃষ্টি হৈছিল বুলি জনা যায়। কালক্ৰমত এই ভূ-অভিনন্তিটো হিমালয় পৰ্বতৰ পৰা ওলাই অহা অসংখ্য নদ-নদীয়ে কঢ়িয়াই অনা বোকা-বালিৰে পোঁত যাবলৈ ধৰে। বৰ্তমান মেঘালয় আৰু কাৰ্বি আংলং মালভূমি মূল উপদ্বীপিয় মালভূমিৰ পৰা বিছিন্ন অংশ। মেঘালয় মালভূমিক আকো তিনিটা ভাগত বিভক্ত কৰা হৈছে —
(i) গাৰোপাহাৰ, (ii) খাটীয়া পাহাৰ আৰু (iii) জয়ন্তীয়া

পাহাৰ। এই ভাগকেইটা প্ৰধানত জনজাতীয় লোক বসতিৰ নাম অনুযায়ী কৰা হৈছে। ইয়াৰ বিস্তৃত এটা অংশ অসমৰ কাৰ্বি আংলং পাহাৰ (প্ৰধানত কাৰ্বি জনজাতিৰ আৱাসভূমি) জিলাত পৰিলক্ষিত হ'য়। চোটুনাগপুৰ মালভূমিৰ দৰে মেঘালয় মালভূমিৰ খনিজ সম্পদত চহকী। প্ৰধান খনিজ সম্পদৰ ভিতৰত কয়লা, আকৰিক লো, চিলিমিনাইট, চুণশিল আৰু ইউৰেনিয়ামেই প্ৰধান। এই অঞ্চলটোত দক্ষিণ-পশ্চিম মৌচুমী বায়ুৰ প্ৰভাৱত বৰষুণ হ'য়। ফলত মেঘালয় মালভূমিৰ ওপৰিভাগ যথেষ্ট ক্ষয়প্ৰাপ্ত হৈছে। চেৰাপুঞ্জী অঞ্চলত কেৱল শিলাময় ভূ-প্ৰকৃতি দেখা যায় আৰু ইয়াত তেনে কোনো চিৰস্থায়ী গচ-গছনি দেখা নাযায়।

ভাৰতীয় মৰুভূমি অঞ্চল

আৱাৰলী পাহাৰ শ্ৰেণীৰ উত্তৰত ভাৰতীয় মৰুভূমি অৱস্থিত। ইয়াৰ ভূ-প্ৰকৃতি ওখোৰা-মোখোৰা আৰু অনুদৈৰ্ঘ্য বালিয়াৰি আৰু বাৰখান (barchans) অত-ত সিঁচৰতি হৈ থকা দেখা যায়। এই অঞ্চলটোত বৃষ্টিপাতৰ মাত্ৰা ১৫০ মিলিমিটাৰতকৈ কম আৰু সেয়েহে ইয়াত শুষ্ক মৰুভূমিৰ জলবায়ু অনুভূত হ'য়। উত্তিদৰ আৱৰণ নিচেই তাকৰীয়া। এনেবোৰ বৈশিষ্ট্য বিৰাজ কৰা বাবে এই অঞ্চলক মৰুস্থলী হিচাবেও জনা যায়। অনুমান কৰা



চিত্ৰঃ ২.১২, ভাৰতীয় মৰুভূমি

এই চিত্ৰটোত দেখুৰা বালিয়াৰিৰ ধৰণ চিনাক্ত
কৰিব পাৰিবাবে ?

কৰা হৈছে যে মেছ'জ'য়িক মহাক঳জত এই অঞ্চলতো সমুদ্ৰৰ গৰ্ভত নিমগ্ন আছিল। আকালত (Aakal) থকা উত্তিদজাত জীৱাঞ্চ উদ্যান (wood fosil park) আৰু জয়সালমেৰৰ ওচৰৰ ব্ৰহ্মসাৰৰ কেউকাবে থকা সামুদ্ৰিক অৱক্ষেপ (উত্তিদজাত জীৱাঞ্চৰ বয়স প্ৰায় ১৮০ নিযুত বছৰ বুলি ঠাৰৰ কৰা হৈছে) আদিয়ে পুৰণি সমুদ্ৰৰ অৱস্থিতিৰ প্ৰমাণ দিয়ে। এই সমগ্ৰ অঞ্চলটোৰ আধাৰশিলা (base rocks) উপনীপিয় অঞ্চলৰ বিস্তৃতি যদিও অধ্যাত্মক উষ্ণতা আৰু তাকৰীয়া বৃষ্টিপাতৰ হেতুকে ভৌতিক বিচুণীভৱন প্ৰক্ৰিয়াৰ ফলত শিলাসমূহ খণ্ড-বিখণ্ড হৈ ধূলি-বালি আদিৰ কণিকালৈ ৰূপান্তৰিত হৈছে আৰু ভূ-পৰ্যায়ণৰ অন্যতম কাৰক বতাহৰ ত্ৰিয়াৰ দ্বাৰা পৰিবৰ্তন সাধিত হৈছে। এই অঞ্চলত সততে দেখা পোৱা অৱয়ববোৰ হ'ল বেংচতা সদৃশ শিলা (mushroom rocks), স্থনান্তৰিত বালিস্তুপ আৰু মৰুদ্যান (প্ৰধানকৈ দক্ষিণাংশত)। বিস্তৃতিৰ ধৰণ অনুসৰি মৰুভূমিটোক দুটা ভাগত বিভক্ত কৰিব পাৰি। উত্তৰাংশ, যিটো সিঙ্গুৰ ফালে ঢালখোৱা আৰু দক্ষিণ অংশ, যিটো কচৰ বাণৰ ফালে ক্ৰমশ হেলনীয়া হৈ গৈছে। এই অঞ্চলৰ নদ-নদীসমূহ প্ৰায় অস্থায়ী। দক্ষিণ অংশত প্ৰাহিত হোৱা লুণী নদীয়ে বিশেষ গুৰুত্ব বহন কৰিছে। তাকৰীয়া বৃষ্টিপাত আৰু অধিক বাঞ্চীয়ভাৱে এই অঞ্চলটোক জলাকাল (water deficit) অঞ্চললৈ পৰ্যবেক্ষণ কৰিছে। এই অঞ্চলত এনে কিছুমান নদ-নদী আছে যিবোৰ কিছুদূৰ বৈ গৈ বালিৰ মাজত ভূমিগত হৈ পুণৰ কোনো সৰোবৰত মিলিছেগৈ। হৃদ আৰু প্লায়াৰোৰ কেউকাবে মৰুদ্যানেৰে আৱৰা, বহিৰ্গমনৰ কোনো পথ নাই, যথেষ্ট পৰিমাণে বাঞ্চীভৱণ হ'য় ফলত পানীবোৰ নিমখীয়া হ'য়।

উপকূলীয় সমভূমি

তোমালোকে ইতিমধ্যে পাই আহিছা যে ভাৰতৰ উপকূলৰেখা দীঘলীয়া। অৱস্থান আৰু ভূ-আৰুতিক প্ৰক্ৰিয়াৰ ওপৰত নিৰ্ভৰ কৰি ভাৰতৰ উপকূলক দুটা প্ৰধান ভাগত বিভক্ত কৰিব পাৰি — (i) পশ্চিম উপকূলীয় সমভূমি (ii) পূৰ্ব উপকূলীয় সমভূমি।



চিত্রঃ ২.১৩, উপকূলীয় সমভূমি

পশ্চিম উপকূলীয় অঞ্চল নিমজ্জিত উপকূলৰ উদাহৰণ। পশ্চিম উপকূলৰ উত্তৰ অংশত থকা দ্বাৰকা নগৰ এসময়ত মূল ভূ-ভাগত অৱস্থিত আছিল। কিন্তু ভূ-তাত্ত্বিক অৱনমনৰ ফলত সমুদ্রত জলমগ্ন হ'য়। নিমজ্জিত হোৱা এই উপকূলটো ঠেক আৰু সংকীর্ণ, ফলত ইয়াত প্রাকৃতিক বন্দৰ আৰু পোতাশ্রয় গঢ়ি উঠিছে। কান্দলা, মাজাগাঁও, JLN বন্দৰ, নারহা হোৱা, মাৰামাংগো, মাংগালোৰ, কোচিন আদি পশ্চিম উপকূলীয় ভূমি অঞ্চলৰ প্রাকৃতিক বন্দৰ। উত্তৰে গুজৰাট উপকূলৰ পৰা দক্ষিণে কেৰেলা উপকূললৈ পশ্চিম উপকূল অঞ্চলক তলত দিয়া ধৰণে উপভাগত বিভক্ত কৰিব পাৰি — গুজৰাটৰ কচ্ছ আৰু কাথিয়াৱাৰ উপকূল, মহাৰাষ্ট্ৰ কংকণ উপকূল, কৰ্ণাটক আৰু কেৰেলাত যথাক্রমে গোৱান (Goan) আৰু মালবাৰ উপকূল। পশ্চিম উপকূল মধ্যাংশত ঠেক আৰু উত্তৰ আৰু দক্ষিণলৈ ক্ৰমান্বয়ে বহল হৈ গৈছে। এই উপকূলত অৱস্থিত নদ-নদীৰোৰে মোহনাত হৈ গৈছে। এই উপকূলত অৱস্থিত নদ-নদীৰোৰে মোহনাত

২০০৪ চনৰ ২৬ ডিচেম্বৰ তাৰিখে আন্দামান আৰু নিকোবৰ দ্বীপপুঁজি এটা ধৰ্মসাম্মত প্রাকৃতিক দুর্যোগৰ সম্মুখীন হৈছিল। এই দুর্যোগটোৰ নাম জানানে? এই দুর্যোগৰ ফলত ক্ষতিগ্রস্ত হোৱা অঞ্চলবোৰৰ নাম লিখা। ইয়াৰ ফলাফলবোৰ কি?

কোনো ব-দ্বীপৰ সৃষ্টি কৰা নাই। মালবাৰ উপকূলত কিছুমান নিৰ্দিষ্ট অৱয়ব দেখা যায়, যেনে ‘কয়াল’ (পশ্চাদজল = backwaters), য'ত মাছধৰা, অন্তৰ্দেৰ্শীয় জল পৰিবহণৰ উপৰিও ঘনোবম দৃশ্যাৱলীয়ে বহুতো দেশী-বিদেশী পৰ্যটকক আকৰ্ণণ কৰে। কেৰেলাত অৱস্থিত পূৰ্ণানন্দ কঢ়ালত প্রতি বছৰে বাণ্টীয় পৰ্যায়ত নেহুক ট্ৰফি বল্লমকলি (নাঁও খেল) প্ৰতিযোগিতা অনুষ্ঠিত হ'য়।

পশ্চিম উপকূলৰ তুলনাত পূৰৱ উপকূলীয় সমভূমি বহল আৰু এটা উপিত উপকূলৰ উদাহৰণ। বঙ্গ উপসাগৰত মিলিত হোৱা নদ-নদীৰোৰে মোহনাত ব-দ্বীপৰ সৃষ্টি কৰিছে। এইৰোৰ ভিতৰত মহানদীৰ ব-দ্বীপ, গোদাৰবী নদীৰ মোহনাৰ ব-দ্বীপ, কৃষ্ণ আৰু কাৰেবী নদীৰ ব-দ্বীপ বিশেষভাৱে উল্লেখযোগ্য। উপিত উপকূল হোৱাৰ বাবে ইয়াত বন্দৰ আৰু পোতাশ্রয়ৰ সংখ্যা কম। মহীসোপানী প্ৰায় ৫০০ কি.মি. পৰ্যন্ত বিস্তৃত হোৱা হেতুকে উত্তম বন্দৰ আৰু পোতাশ্রয় বিকাশ হোৱা নাই। পূৰৱ উপকূলৰ কিছুমান বন্দৰৰ নাম লিখা।

দ্বীপপুঁজি (The Islands)

ভাৰতবৰ্ষৰ সাৰ্বভৌম ক্ষমতাৰ অৰ্ত্তগত দুটা প্ৰধান দ্বীপপুঁজি আছে। ইয়াৰ এটা বংগ উপসাগৰত অৱস্থিত আৰু আনটো আৰৱ সাগৰত অৱস্থিত। বংগ উপসাগৰত প্ৰায় ৫৭২ টা দ্বীপ আছে। এইৰোৰ ৬° উত্তৰ আৰু ১৪° উত্তৰ অক্ষৰেখা আৰু ৯২° পূৰ - ৯৪° পূৰ দ্বাৰা বৰেখাৰ মাজত অৱস্থিত। ভাৰতৰ প্ৰধান দুটা উপদ্বীপপুঁজি (islets groups) হ'ল রিচি দ্বীপপুঁজি (Ritchie archipelago) আৰু লেৰিষ্ট দ্বীপ (Labrynth island)। সমগ্ৰ দ্বীপমালাক দুটা প্ৰধান ভাগত বিভক্ত কৰিব পাৰিঃ উত্তৰৰ আন্দামান আৰু দক্ষিণৰ নিকোবৰ দ্বীপপুঁজি। এই দুয়োটা দ্বীপপুঁজিক ‘দহ ডিগ্ৰী প্ৰণালীয়ে পৃথক কৰিছে। এইটো থাৱৰ কৰা হৈছে যে পূৰ্বতে এই অঞ্চলত অৱস্থিত নিমজ্জিত পৰ্বত উপিত হৈ এই দ্বীপমালাৰ সৃষ্টি কৰিছে।

অৱশ্যে কিছুমান দ্বীপ আগ্নেয় কাৰ্য্যকলাপৰ বাবেও সৃষ্টি হৈছে। নিকোবৰ দ্বীপত অৱস্থিত বেৰেন দ্বীপ ভাৰতৰ একমাত্ৰ জাগ্ৰত জালামুখীৰ উদাহৰণ।

উপকূলৰেখাৰ অনতি দুৰত কিছুমান প্ৰৱাল অৱক্ষেপ আছে। দ্বীপবোৰৰ তীৰৱৰ্তী অঞ্চলৰ বিচ (beaches) বোৰ অতিকৈ মনোৰম। এই দ্বীপবোৰৰ পৰিচলন বৃষ্টিৰ প্ৰভাৱপুষ্ট আৰু বিয়ুৱীয় বৰ্যাৰণ্যৰে ভৰা।

আন্দামান আৰু নিকোবৰত থকা কিছুমান উল্লেখযোগ্য শৃঙ্গ হ'ল ছেড়ল শৃঙ্গ (উত্তৰ আন্দামান ৭৩৮ মি.), মাউন্ট ডিয়াভল' (মধ্য আন্দামান ৫১৫ মি.), মাউন্ট ক'য়াব (দক্ষিণ আন্দামান - ৪৬০ মি.) আৰু মাউন্ট থুইলেৰ (বৃহৎ আন্দামান - ৬৪২ মি.)

আৰু সাগৰ স্থিত দীপপুঁজিৰ ভিতৰত লাক্ষাদ্঵ীপ আৰু মিনিকয় প্ৰধান। এইবোৰ 8° - 12° উত্তৰ অক্ষাংশ আৰু 71° - 74° পূৰ্ব দ্রাঘিমাৰ মাজত সিঁচৰতি হৈ আছে। দীপসমূহ কেৰেলা উপকূলৰ পৰা ২৮০ - ৪৮০ কি. মি. দূৰত্বত অৱস্থিত। ইয়াত প্ৰায় ৩৬ টা মান দীপ আছে আৰু ইয়াৰ ১১ টা জনবসতিপূৰ্ণ। মিনিকয় আটাইতকৈ ডাঙৰ দীপ আৰু ইয়াৰ আয়তন ৪৫০ বৰ্গ কি. মি। এঘাৰ ডিগ্রী

প্ৰণালীয়ে সমগ্ৰ দীপমালাক দুটা ভাগত বিভক্ত কৰিছে, উত্তৰত আছে আমিনি দীপ আৰু দক্ষিণত আছে কানান'ৰ দীপ। এই সমগ্ৰ দীপপুঁজিৰ বিচৰোৰ (beaches) সৰু-বৰ অসংলগ্ন শিলাবে (pebbles, cobbles and bouldens) গঠিত।



চিত্ৰ : ২.১৪, এটা দীপ

প্ৰশ্নাবলী

১. তলত দিয়াবোৰৰ পৰা শুন্দ উত্তৰ বাছি উলিওৱা।

(i) হিমালয় পাৰ্বত্য অঞ্চলৰ কোন অংশত আমি কাৰেৱা গঠন হোৱা দেখা পাঁও?

- | | |
|-------------------------------|----------------------|
| (ক) উত্তৰ-পূৰ্ব হিমালয় | (গ) পূৰ্ব হিমালয় |
| (খ) হিমাচল-উত্তৰাঞ্চল হিমালয় | (ঘ) কাশ্মীৰ হিমালয়। |

(ii) লোকটক হুদ কোনখন প্ৰদেশত অৱস্থিত?

- | | |
|----------------|--------------|
| (ক) কেৰেলা | (গ) মণিপুৰ |
| (খ) উত্তৰাঞ্চল | (ঘ) বাজস্থান |

(iii) তলত দিয়া কোনটো জলভাগে আন্দামানক নিকোবৰ দীপৰ পৰা পৃথক কৰিছে?

- | | |
|---------------------------------|---------------------------------|
| (ক) 11° ডিগ্রী প্ৰণালী | (গ) 10° ডিগ্রী প্ৰণালী |
| (খ) মানাৰ উপসাগৰ | (ঘ) আন্দামান সাগৰ |

(i) ডোডাবেটা শৃঙ্গ কোনখন পৰ্বতত অৱস্থিত?

- | | |
|---------------|----------------------|
| (ক) নীলগিৰি | (গ) কাৰ্ডামম পাহাৰ |
| (খ) আনাইমালাই | (ঘ) নাল্লামালা পাহাৰ |

২. তলত দিয়া প্ৰশ্নবোৰ ৩০ টা মান শব্দৰ ভিতৰত উত্তৰ দিয়া।

- (i) যদি এজন মানুহে লাক্ষাদ্বীপলৈ যাত্রা কৰে তেন্তে, তেওঁ কোনটো উপকূলৰ পৰা যাত্রা কৰিব আৰু কিয়?
- (ii) ভাৰতবৰ্ষৰ কোন অঞ্চলত শীতল মৰুভূমি পোৱা যায়? এই অঞ্চলত অৱস্থিত কেইশাৰীমান পৰ্বতৰ নাম লিখা।
- (iii) ভাৰতৰ পশ্চিম উপকূলত অৱস্থিত নদীবোৰৰ মোহনাত ব-দীপ দেখা নাযায় কিয়?

গঠন আৰু ভূ-প্ৰকৃতি

৩. তলত দিয়া প্ৰশ্নবোৰৰ ১২৫ টা মান শব্দত উত্তৰ দিয়া —

- (i) আৰুৰ সাগৰ আৰু বংগ উপসাগৰত থকা দীপবোৰৰ তুলনা কৰা।
- (ii) নদী উপত্যকাবোৰত সততে দেখা পোৱা ভূ-আকৃতিক অৱয়ববোৰ কি কি?
- (iii) যদি তুমি বাংলাদেশৰ পৰা গঙ্গা নদীৰ পাৰে পাৰে সুন্দৰবনলৈ যোৱা তেন্তে কোনবোৰ ভূ-আকৃতিক অৱয়ব দেখা পাৰা লিখা।

প্ৰকল্পৰ দিহা :-

- (i) হিমালয় পৰ্বতত পশ্চিমৰ পৰা পূৰৱলৈ অৱস্থিত শৃংগবোৰ একাদিক্রমে নাম লিখা - (ভূ-চিত্ৰালীৰ সহায় ল'বা)
- (ii) তোমাৰ দেশত থকা মূল স্থলাকৃতিবোৰ চিহ্নিত কৰা। এই স্থলাকৃতিবোৰত মানুহে কেনেধৰণৰ অৰ্থনৈতিক কাৰ্য্যকলাপ কৰে বাখ্যা কৰা।